

পানীঃ এক অমূল্য সম্পদ

“জল হো, তো কাল হো”

“পানী থাকিলেহে ভবিষ্যতৰ কথা চিন্তা কৰিব পাৰিবা”

সন্তুষ্টতঃ তোমালোকে জানা যে ২২ মার্চৰ দিনটো
বিশ্ব জল দিৱস হিচাপে উদ্ঘাপন কৰা হয়। এখন
বিদ্যালয়ে ‘জল দিৱস’ উদ্ঘাপন কৰিছিল আৰু
তোমালোকৰ সমবয়সৰ ছাত্ৰ-ছাত্ৰীৰ পৰা প'ষ্টাৰ
(Poster) আহান কৰিছিল। সেইদিনা উপস্থাপন কৰা
কিছুমান প'ষ্টাৰ চিত্ৰত দেখুওৱা হৈছে (চিত্ৰ-১৬.১)।



চিত্ৰ ১৬.১ প'ষ্টাৰৰ কলাজ

প'ষ্টাৰসমূহৰ পৰা তোমালোকে কি বতৰা পালা?
তোমালোকৰ পর্যবেক্ষণসমূহ টোকাৰহীত
লিপিবদ্ধ কৰি শ্ৰেণীত আলোচনা কৰা।

তোমালোকে ঘৰত বা স্কুলত কেতিয়াবা পানীৰ
অভাৱ অনুভৱ কৰিছানে? তোমাৰ মাৰা-দেউতাৰাই বা

শিক্ষকে নিশ্চয় পানী অপচয় নকৰিবলৈ প্ৰায়ে
তোমালোকক উপদেশ দিয়ে। আমি প্ৰতি বছৰে জল
দিৱস উদ্ঘাপন কৰাৰ কাৰণ হ'ল পানী সংৰক্ষণৰ
বিষয়ে সকলোৰে মনোযোগ আকৰ্ষণ কৰা।

ৰাষ্ট্ৰসংঘই (United Nations) খোৱা, ধোৱা,
খাদ্য প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে
প্ৰতিজন ব্যক্তিৰ কাৰণে প্ৰতিদিনে কমেও ৫০ লিটাৰ
পানী লাগে বুলি অনুমোদন কৰিছে। প্ৰতিজন মানুহৰ
প্ৰতিদিনৰ বাবে এই পৰিমাণৰ পানী হ'ল প্ৰায় আটে
বাল্টি। তোমালোকৰ পৰিয়ালবোৰত প্ৰত্যেকৰ কাৰণে
নিৰ্ধাৰিত পানী পাইছানে? যদি পাইছা, তুমি নিজকে
সৌভাগ্যবান বুলি ভাবিব পাৰা, কাৰণ আমাৰ দেশৰ লক্ষ
লক্ষ মানুহে প্ৰয়োজনীয় পানীৰ অভাৱত ভুগিছে।
তোমাৰ বন্ধুবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালে পানীৰ
অভাৱত ভুগিছে নেকি? তোমাৰ অভিজ্ঞতা তেওঁলোকৰ
লগত বিনিময় কৰা।

কিছুমান ঠাইত পানীৰ অতিশয় অভাৱ। এনে
ঠাইত পানীৰ কুঁৰা, নলীনাদবোৰ শুকাই যায়। বিশেষকৈ
খৰালি কালত পানীৰ কাৰণে দীঘলীয়া শাৰী (চিত্ৰ-
১৬.২), হাই-কাজিয়া, সমদল আৰু প্ৰতিবাদ আদি
সাধাৰণ দৃশ্যত পৰিণত হৈছে। চিত্ৰ-১৬.৩ ত দেখুওৱাৰ
দৰে কিছুমান বাতৰি কাগজৰ খবৰে স্পষ্টভাৱে এই
বতৰা দিচ্ছে। আমি যে পানীৰ গুৰুত্ব অভাৱত ভুগিছোঁ
এয়া সঁচা নহয় জানো?



চিত্র ১৬.২ পানীৰ বাবে মানুহৰ দীঘলীয়া শাৰী

Are you Water Conscious?

3

Increase your productivity.

WHAT IF 2006 GETS LESS RAIN?

চিত্র ১৬.৩ বাতৰি কাগজৰ কাটিবখা অংশ

ক্ৰিয়াকলাপ ১৬.১

বাতৰি কাকত, আলোচনী আদিবপৰা পানীৰ অভাৱ সম্বন্ধীয় ছবি, লেখা কাটি লৈ সংগ্ৰহ কৰা। এই সংগ্ৰহখনি আৰ্দ্ধাৰে তোমাৰ বহীত লগাই লোৱা আৰু তোমাৰ বন্ধুৰ লগত এই বিষয়ে আলোচনা কৰা। পানীৰ অভাৱৰ বাবে মানুহে সম্মুখীন হোৱা সমস্যা কিছুমানৰ তালিকা প্ৰস্তুত কৰা আৰু শ্ৰেণীত এই সমস্যে আলোচনা কৰা।

পানীৰ পৰিমাণ কমি যোৱাটো গোটেই পৃথিৰীৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে। অনুমান কৰা হৈছে যে

 এই প্ৰাকৃতিক সম্পদ পানী ক্ৰমাং হুস পাই অহা বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে ২০০৩ বছৰটো আন্তঃবৰ্ষাত্ৰীয় নিৰ্মল পানী বৰ্ষ (International Freshwater year) হিচাপে পালন কৰা হৈছিল।

কেই বছৰমানৰ ভিতৰত পৃথিৰীৰ এক তৃতীয়াংশ জনসাধাৰণেই পানীৰ অভাৱত ভুগিব।

পানীৰ অভাৱ কিয় ঘটিছে আলোচনা কৰাৰ আগতে আমি বাস কৰা গ্ৰহটোতনো ব্যৱহাৰৰ উপযোগী পানী কিমান আছে, সেয়া জনাটো উচিত।

১৬.১ কিমান পৰিমাণৰ পানী পোৱা যায় :

মহাকাশৰ পৰা লোৱা পৃথিৰীৰ ছবিখন চোৱা। এইখন দেখাত কিয় নীলা? নিশ্চয় তুমি অনুমান কৰিব পাৰিছ।

তোমালোকে জানা যে পৃথিৰীৰ উপৰিভাগৰ প্ৰায় ৭১% ভাগক পানীয়ে আগুৰি আছে। পৃথিৰীত পোৱা প্ৰায় সকলোখনি পানী সাগৰ, মহাসাগৰ, নদী, হুদ, বৰফ় চূড়াত থকাৰ উপৰিও ভূ-গৰ্ভত আৰু বায়ুমণ্ডলত থাকে। অৱশ্যে প্ৰায়বিলাক পানীয়েই পোনপটীয়াকৈ মানুহে খোৱাৰ উপযোগী নহয়। নিৰ্মল পানীতে আমাৰ কাৰণে ব্যৱহাৰৰ উপযোগী। তলৰ ক্ৰিয়াকলাপ কেইটা কৰি কিছুমান উৎসৰ মোটামুটিভাৱে পানীৰ আপেক্ষিক পৰিমাণ নিৰ্ণয় কৰা।



চিত্র ১৬.৪ মহাকাশৰপৰা পৃথিৰীক নীলা দেখি

ক্ৰিয়াকলাপ ১৬.২

আমাৰ বহুতেই পানীক অন্তৰীন সম্পদ হিচাপে গণ্য কৰে। এই ক্ৰিয়াকলাপৰ পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ প্ৰকৃত পৰিমাণৰ ধাৰণা কৰিব পাৰানৈ?

এই পৰিসংখ্যাই তোমালোকক চিন্তাত নেপেলায়নে? এই কথাটো তোমালোকৰ শ্ৰেণীত আলোচনা কৰা।

স্তৰসমূহ	চিত্ৰ	মন্তব্য
মধ্যম আকৃতিৰ এটা বাল্টি লোৱা আৰু পানীৰে পৰিপূৰ্ণ কৰা। ইয়াত প্ৰায় বিশ (২০) লিটাৰমান পানী থাকে।		ধৰি লোৱা যে ই পৃথিৰীত থকা গোটেই পানীখনিক সূচাইছে।
৫ মি.লি. মান পানী ধৰা এখন চামুচ লোৱা আৰু ১০০ চামুচ পানী ডাঙৰ বাল্টিৰ পৰা গা-ধোৱা মগ এটালৈ ঢালি দিয়া।		এইখনিয়ে পৃথিৰীৰ ওপৰৰ নিৰ্মল পানীক সূচায়।
গাধোৱা মগৰ পৰা ত্ৰিশ (৩০) চামুচ পানী এটা ছাচত দিয়া।		এইখনিয়ে ভূগৰ্ভত থকা ব্যৱহাৰ যোগ্য পানীৰ পৰিমাণ বুজায়।
অৱশ্যেত এক চামুচৰ চাৰিভাগৰ এভাগ পানী মগৰ পৰা উলিয়াই আনা।		এইখনিয়েই পৃথিৰীত থকা সকলো হৃদ আৰু নদীত থকা পানীক সূচায়।

- বাল্টিত বৈ যোৱা পানীৰ পৰিমাণে সাগৰ, মহাসাগৰ আৰু আংশিকভাৱে ভূগৰ্ভত থকা লুণীয়া পানীৰ পৰিমাণক সূচায়। এই পানী মানুহৰ ব্যৱহাৰৰ উপযোগী নহয়।
- মগত বৈ যোৱা পানীখনিয়ে বৰফৰ নৈ, বৰফৰ চূড়া আৰু স্থায়ী বৰফ হিচাপে থকা পানীৰ পৰিমাণক সূচায় যিবোৰ সহজে পোৱা নাযায়।



আমাৰ ব্যৱহাৰৰ বাবে অতি কম
পৰিমাণৰ পানী থকাটো জানি প্ৰজনান
চিন্তিত হ'ল।



খহেলিকাই অতি সোনকালে গণনা কৰি
পেলালে আৰু গম পালে যে এই পানীৰ
পৰিমাণ মোটামুটিভাৱে পৃথিৰীৰ মুঠ
পানীৰ পৰিমাণৰ ০.০০৩%।

১৬.২ পানীৰ ৰূপসমূহ :

পানী একেৰাহে ব্যৱহাৰ কৰি থাকিলে ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ কেতিয়াবা নাইকিয়া হৈ যাব বুলি তোমালোকৰ ভয় নালাগোনে ? বিভিন্ন প্ৰক্ৰিয়াৰে গঠিত জলচক্ৰৰ দ্বাৰা পৃথিৰীৰ জলভাগ লক্ষ লক্ষ বছৰ ধৰি অক্ষত অৱস্থাত আছে। তোমালোকে ষষ্ঠ শ্ৰেণীত জলচক্ৰৰ বিষয়ে পঢ়িছা। জলচক্ৰৰ বিষয়ে তোমালোকে কি জানা নিজৰ ভাষাত লিখা।

তোমালোকে জানা যে পানী যেতিয়া জলচক্ৰৰে প্ৰাৱাহিত হয় ইয়াক যিকোনো সময়তে পৃথিৰীৰ কোনোবা নহয় কোনোবা ঠাইত তিনিওটা ৰূপ যেনে-গোটা, জুলীয়া আৰু গেছীয় অৱস্থাত পোৱা যায়।। তুষাব আৰু বৰফৰ টুকুৰা হিচাপে গোটা অৱস্থাত পানী পৃথিৰীৰ মেৰু অঞ্চলত, ওখ পৰ্বতৰ শিখৰত আৰু হিমবাহত পোৱা যায়। জুলীয়া পানী সাগৰ, মহাসাগৰ, নদী, হৃদ আৰু ভূগৰ্ভত পোৱা যায়। আমাৰ চৌপাশৰ বায়ুমণ্ডলত থকা জলীয় বাস্প হ'ল পানীৰ গেছীয় অৱস্থা। পানীৰ এই তিনিটা ৰূপ একেৰাহে চক্ৰকাৰে চলি থাকে কাৰণেই গোটেই বিশ্বই ব্যৱহাৰ কৰি থকাৰ পাছতো

পৃথিৰীত পানীৰ পৰিমাণ একে থাকে। এই কথাখিনিয়ে তোমালোকক কিছু সকাহ দিছেনে বাৰু ?

জলচক্ৰত থকা প্ৰক্ৰিয়াসমূহ মনত পৰিছেনে ? তলৰ ক্ৰিয়াকলাপে তোমালোকক সহায় কৰিব।

ক্ৰিয়াকলাপ ১৬.৩

চি৤ ১৬.৫য়ে জলচক্ৰত জড়িত প্ৰক্ৰিয়াসমূহ দেখুৱাইছে। এইবোৰক সংখ্যাৰে চিহ্নিত কৰা হৈছে। এই সংখ্যাবোৰ খেলি-মেলিকৈ লিখা জলচক্ৰৰ প্ৰক্ৰিয়াসমূহৰ লগত সংগতি ৰাখি সজোৱা।

প্ৰায়বিলাক নগৰ-মহানগৰৰ পানী যোগান ব্যৱস্থাসমূহ নগৰ পালিকাই চলায়। চহৰৰ ওচৰত থকা হৃদ, নদী, পুখুৰী বা কুঁৰাৰ পৰা পানী উঠোৱা হয়। এই পানী পাইপৰ যোগেদি যোগান ধৰা হয়। বহুতো গাঁৱত এনে ধৰণৰ পানী যোগান ব্যৱস্থা নাই। সেইবোৰ ঠাইৰ মানুহে পানী পোনে পোনে উৎসসমূহৰ পৰা সংগ্ৰহ কৰে।

বহুসংখ্যক মানুহে তেওঁলোকৰ পানী কুঁৰা, দমকল বা হস্তচালিত পাম্পৰপৰা উলিয়াই লয়। এই উৎসসমূহে



- ১। বৰ্ডগড়ু নীপা
- ২। শ্বীৰভবান
- ৩। ভনীঘনৰ
- ৪। ৰড়াৰ
- ৫। দম্পেপন
- ৬। গৰিশ্বাৰপাঞ্চ
- ৭। পাষ্ঠিতব

চি৤ ১৬.৫ জলচক্ৰ



চিত্র ১৬.৬ মহিলাই পানী আনিবলৈ যোৱা দৃশ্য


ক'ব পৰা পানী পায় বাক?

১৬.৩ পানীৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে ভূ-গৰ্ভৰ পানী :

পানীৰ উৎসৰ ওচৰত এটা গাঁত খান্দিলে আমি দেখিবলৈ পাম যে মাটিখিনি সেমেকা (জেকা)। মাটিখিনি সেমেকা হোৱাটোৱেই প্ৰতিপন্ন কৰে যে মাটিৰ তলত পানী থাকে। আমি যদি গভীৰবৰপৰা গভীৰতৰলৈ খান্দি গৈ থাকোঁ তেন্তে এনেকুৱা এটা স্তৰ পামগৈ য'ত মাটিৰ কণিকাৰ মাজৰ ফাঁক আৰু শিলৰ মাজত থকা ঠাইখিনি পানীৰে পৰিপূৰ্ণ হৈ থাকে (চিত্র ১৬.৭)। এই স্তৰৰ ওপৰৰ সীমাক ভূ-গৰ্ভৰ জলপৃষ্ঠ (Water table) বোলে। পানীৰ স্তৰ ঠায়ে ঠায়ে বেলেগ বেলেগ হয় আৰু কেতিয়াবা একে ঠাইতো ই বেলেগ বেলেগ হ'ব পাৰে। পানীৰ ভূ-গৰ্ভৰ জলপৃষ্ঠ ভূমিৰপৰা এক মিটাৰতকৈ কম গভীৰতা বা কেইবা মিটাৰ গভীৰতাতো থাকিব পাৰে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ তলত থকা পানীখিনিকে ভূগৰ্ভৰ পানী বা ভূজল বোলে। এই ভূ-গৰ্ভৰ পানীৰ উৎস ক'ত?

বৰষুণৰ পানী আৰু অইন উৎসৰ যেনে— নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পূৰায়। মাটিৰ ভিতৰলৈ পানী নিগৰি সোমাই যোৱা প্ৰক্ৰিয়াটো আন্তঃপৰিশ্ৰাবণ (infiltration) বোলে। এই প্ৰক্ৰিয়াৰ দ্বাৰা ভূ-গৰ্ভৰ পানী পুনৰ পৰিপূৰ্ণ হৈ পৰে। এনে কিছু ঠাই আছে য'ত ভূ-গৰ্ভৰ জলপৃষ্ঠৰ তলত কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে। ইয়াকে জলপৃষ্ঠ (aquifer) বোলে। জলপৃষ্ঠত জমা থকা পানী সাধাৰণতে দমকল বা হস্তচালিত পাম্পৰ সহায়ত উলিয়াই আনা হয়।

তুমি কেতিয়াবা নিৰ্মাণ কাৰ্য চলি থকা ঠাইলৈ গৈছানে? এই কৰ্মসকলে নিৰ্মাণ কাৰ্য চলাবৰ কাৰণে প্ৰয়োজনীয় পানী ক'ব পৰা পায়? তোমালোকে হয়তো দেখিছা সেই ঠাইসমূহত ভূ-গৰ্ভৰ জলপৃষ্ঠ পাবলৈ মাটিত ঘূৰণীয়া বিন্ধা (boring) কৰিবলগীয়া হয়। ইয়াতে কাম কৰা মানুহৰ পৰা জানি লোৱা তেওঁলোকে পানী পাবৰ কাৰণে কিমান তললৈকে খান্দিব লগা হৈছে।



চিত্র ১৬.৭ ভূ-গর্ভের পানী আৰু জল পৃষ্ঠ

আমি অনবৰতে মাটিৰ তলৰপৰা পানী উলিয়াই থাকিব পাৰোনে? ইয়ে ভূ-গর্ভের জলপৃষ্ঠৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে?

১৬.৪ ভূ-গর্ভের জলপৃষ্ঠৰ অৱনমন :

মাটিৰ তলৰপৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমাই গৈ পৰিপূৰ্ণ হয়। যিমানখিনি পানী প্ৰাকৃতিক প্ৰক্ৰিয়াৰে ভূ-গৰ্ভত পুনৰাই পূৰ হয়, সিমানখিনি পানীহে যদি ভূ-গৰ্ভৰপৰা উলিয়াই অনা হয় তেন্তে ভূগৰ্ভের জলপৃষ্ঠৰ ওপৰত কোনো প্ৰভাৱ নপৰে। ভূ-গৰ্ভের জলপৃষ্ঠ তলৈলৈ নামি যায় যদিহে ই পুনৰ পানীৰে পৰিপূৰ্ণ নহয়। জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ'ব পাৰে। জনসংখ্যাৰ বৃদ্ধি, ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপৰোৰ হ'ল ভূ-গৰ্ভের জলপৃষ্ঠত প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ'লেও ভূ-গৰ্ভের জলপৃষ্ঠৰ অৱক্ষয়

হ'ব পাৰে। অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূ-গৰ্ভের জলপৃষ্ঠৰ অৱনমন হ'ব পাৰে, সেইটো হ'ল নিৰ্বনালীকৰণ (Deforestation) আৰু পানী তলৈলৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ।

জনসংখ্যা বৃদ্ধি :

জনসংখ্যা বৃদ্ধিৰ লগে লগে গৃহ নিৰ্মাণ, দোকান, কাৰ্যালয়, ৰাস্তা-পদ্মলি আৰু পদপথৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। ইয়াৰ ফলত উদ্যান আৰু খেলপথাৰৰ নিচিনা মুকলি ঠাইৰ পৰিমাণ কমি গৈছে। সেয়েহে এনে পৰিস্থিতিত বৰষুণৰ পানী ভূ-গৰ্ভলৈ নিগৰি সোমোৱাৰ পৰিমাণ কমিছে। ইয়াৰ ফলাফল কি হ'ব পাৰে? মনত পেলোৱাচোন, এখন পকা মজিয়াৰ মাজেদি পানী সহজে নিগৰি তলৈলৈ সোমাব নোৱাৰে, কিন্তু সেউজীয়া ঘাঁহনিত পৰা পানী তলৈলৈ সোমাবলৈ বেছি সময় নালাগে।

তদুপৰি নিৰ্মাণ কাৰ্যৰ কাৰণে বৃহৎ মাত্ৰাত পানীৰ

প্রয়োজন হয়। প্রায়ে ভূ-গর্ভৰ পানী এই কার্যৰ কাৰণে ব্যৱহাৰ কৰা হয়।

গতিকে, এহাতে আমি ভূ-গর্ভৰ পানী বেছি ব্যৱহাৰ কৰিবলৈ ধৰিছোঁ আৰু অন্য হাতে ভূ-গর্ভত নিগৰি সোমাৰ লগীয়া পানীৰ পৰিমাণ কমাই আনিছোঁ। ফলস্বৰূপে ভূ-গর্ভৰ জলপৃষ্ঠৰ অৱনমন ঘটিছে। প্ৰকৃতাৰ্থত, বহু মহানগৰত ঠায়ে ঠায়ে ভূ-গর্ভৰ জলপৃষ্ঠ ভয়ংকৰভাৱে তললৈ নামিছে।

উদ্যোগখণ্ডৰ বৃদ্ধি :

সকলোৰোৰ উদ্যোগেই পানী ব্যৱহাৰ কৰে। আমি ব্যৱহাৰ কৰা প্ৰায় সকলোৰোৰ বস্তুৰ উৎপাদন প্ৰক্ৰিয়াত কৰবাত নহয় কৰবাত পানীৰ আৱশ্যক হয়। উদ্যোগৰ সংখ্যা দিনক দিনে বৃদ্ধি হ'ব ধৰিছে। সৰহভাগ উদ্যোগেই ব্যৱহাৰ কৰা পানী ভূ-গর্ভৰপৰা আহৰণ কৰে।

ক্ৰিয়াকলাপ ১৬.৪

তোমালোকে জনা কেইটামান উদ্যোগৰ নাম কোৱা। এইবোৰৰ পৰা উৎপাদিত সামগ্ৰী আৰু দৈনন্দিন জীৱনত ইহাত ব্যৱহাৰ সম্পর্কে এখন তালিকা প্ৰস্তুত কৰা। উদ্যোগিক কাৰ্যকলাপৰ বৃদ্ধি কেনেদৰে ভূ-গর্ভৰ জলপৃষ্ঠৰ অৱনমনৰ বাবে দায়ী, সেইটো তোমালোকৰ শিক্ষক আৰু অভিভাৱকৰ লগত আলোচনা কৰা।

কৃষিভিত্তিক কাৰ্যকলাপ :

ভাৰতৰ সৰহ সংখ্যক খেতিয়কেই শস্যত পানী যোগানৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। নলাৰ দৰে পানী যোগান পদ্ধতি কোনো কোনো ঠাইতহে আছে। অনিয়মীয়া বৰষুণৰ কাৰণে আনকি এই পদ্ধতিতো পানীৰ অভাৱ হয়। সেয়েহে খেতিয়কসকলে পানী যোগানৰ কাৰণে ভূ-গর্ভৰ পানী ব্যৱহাৰ কৰিব লগা হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিকাৰ্যত ভূ-গর্ভৰ পানীৰ ব্যৱহাৰৰ মাত্ৰা দিনক দিনে বৃদ্ধি হৈছে। ফলস্বৰূপে ভূ-গর্ভৰ জলপৃষ্ঠৰ অৱনমন ঘটিছে।

১৬.৫ পানীৰ বিতৰণ :

বহুবোৰ কাৰকৰ প্ৰভাৱৰ কাৰণে পৃথিবীৰ ওপৰত পানীৰ সমবিতৰণ সন্তুৰ নহয়।

কিছুমান ঠাইত বৰষুণ বেছি হয় আৰু সেয়েহে সেইবোৰ ঠাইত পানীৰ পৰিমাণে বেছি। অন্যহাতে মৰুভূমি অঞ্চলবোৰত বৰষুণৰ পৰিমাণ বৰ কম।

ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু সকলোৰোৰ ঠাইতে বৰষুণৰ পৰিমাণ একে নহয়। কিছু অঞ্চলত অত্যধিক বৰষুণ হয়, আনহাতে কিছু অঞ্চলত বৰষুণৰ পৰিমাণ বৰ কম। যেনেদৰে অত্যধিক বৰষুণৰ কাৰণে বানপানী হয়, আনহাতে বৰষুণৰ অভাৱৰ ফলত খৰাং হয়। সেইবাবে একেটা সময়তে আমাৰ দেশৰ কিছুমান অঞ্চলত বানপানী হয়, কিছুমান অঞ্চলত খৰাং অৱস্থা চলে।

ক্ৰিয়াকলাপ ১৬.৫


চিত্ৰ ১৬.৮ ত ভাৰতবৰ্ষত বৰষুণৰ পৰিমাণ মানচিত্ৰত দেখুওৱা হৈছে। ইয়ে দেশৰ বিভিন্ন অঞ্চলৰ বৰষুণৰ গড় পৰিমাণ সূচাইছে।

- মানচিত্ৰখনত তুমি বাস কৰা স্থান নিৰ্কপণ কৰা।
- তোমাৰ অঞ্চলত উপযুক্ত পৰিমাণৰ বৰষুণ হয়নে ?
- তোমাৰ অঞ্চলত বছৰৰ সকলো সময়তে উপযুক্ত পৰিমাণৰ পানী থাকেনে ?

কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আমি বাস কৰা অঞ্চলত যথেষ্ট পৰিমাণৰ বৰষুণ হয় তথাপি ঠাইখনত পানীৰ অভাৱ থাকে। এইটো জলসম্পদৰ কু-ব্যৱস্থাপনাৰ ফল বুলি ভাবিব পাৰোঁনে ?

১৬.৬ জল ব্যৱস্থাপনা :

তোমালোকে ষষ্ঠ শ্ৰেণীত শিকিছা যে বহু ঠাইত নলী ব্যৱহাৰ কৰি নিয়মিত পানী যোগানৰ ব্যৱস্থা কৰা হয়। নাগৰিক প্ৰাধিকৰণৰদ্বাৰা নলীৰে যোগান ধৰা আটাই খিনি পানী লক্ষ্যস্থান গৈ নাপাবও পাৰে।



চিত্র ১৬.৮ ভাৰতবৰ্ষৰ বৃষ্টিপাতৰ মানচিত্ৰ

তোমালোকে বোধহয় পানী যোগান ধৰা নলীৰ ফাট আৰু
এই ফাটেৰে বহু পৰিমাণৰ পানী নলীৰপৰা ওলাই যোৱা
দেখিছ। এনেদেৰে অমূল্য পানী নষ্ট হোৱাৰ পৰা বক্ষা
কৰাটো নাগৰিক প্ৰাধিকৰণৰ দায়িত্ব।

ব্যক্তিগত পৰ্যায়তো পানীৰ অপচয় বা ভুল
ব্যৱস্থাপনা দেখা যায়। আমি সকলোৱেই জানিয়ে হওক
বা নাজানিয়ে হওক দাঁত চাফা কৰা, দাঢ়ি কটা, গা-ধোৱা,
কাপোৰ ধোৱা আৰু অন্য বহুতো কামত পানীৰ অপচয়
ঘটাওঁ। পানীৰ টেপেৰে অবাবতে পানী নিগৰি পৰি থকাটো
পানী অপচয়ৰ আন এটা ডাঙৰ উৎস। আমি পানী এনেদেৰে
অপচয় কৰোঁ যেন পিছলৈ আমাক পানীৰ প্ৰয়োজন
নহ'বহে!

আমি দেখিছোঁ যে বৰষুণ হিচাপে পোৱা বেছিভাগ
পানীয়ে দুৰলৈ এনেয়ে বৈ যায়। ই অমূল্য প্ৰাকৃতিক
সম্পদৰ এক অপচয়। বৰষুণৰ পানী ব্যৱহাৰ কৰি ভূ-গৰ্ভৰ
পানীৰ পৰিমাণ পূৰ্বাৰ পাৰি। এই ব্যৱস্থাটোক জল আহৰণ
(water harvesting) বা বৰষুণৰ পানী আহৰণ (rain
water harvesting) বোলা হয়। এই বিষয়ে তোমালোকে
ষষ্ঠ শ্ৰেণীত শিকি আহিছা।

তোমালোকৰ টোপাশৰ অট্টালিকাৰিলাকত পানী
আহৰণৰ ব্যৱস্থা বাখিছানে চোৱাচোন।

ভাৰতবৰ্ষৰ বহু ঠাইত বাউৰী (Bawris) জলধাৰৰ
নিচিনা ব্যৱস্থাৰে পানী সংৰক্ষণ কৰা ব্যৱস্থাটো বহু পুৰণি
কালৰপৰাই চলি আহিছে। বাউৰী আছিল
পৰম্পৰাগতভাৱে পানী সংগ্ৰহ কৰা এটা ব্যৱস্থা। সময়
পাৰ হৈ যোৱাৰ লগে লগে বাউৰী ব্যৱস্থাৰ প্ৰচলন বন্ধ
হয় আৰু সেই জলধাৰৰ জাৰি-জোখৰ পেলোৱা
স্থানলৈ পৰিণত হয়। কিন্তু সেই বোৰ অঞ্চলত
সাংঘাতিকভাৱে পানীৰ অভাৱ হোৱাত তাৰ মানুহে
পুনৰাই চিন্তা কৰিবলৈ ধৰিলে। বাউৰী পুনৰাই প্ৰৱৰ্তন কৰি
থকা হৈছে। বৰ্তমান অৱস্থাত বৰষুণৰ অভাৱ সত্ত্বেও
সেইবোৰ ঠাইৰ মানুহে পানীৰ অভাৱ পূৰণ কৰিছে।


খেতিয়কসকলে খেতি পথাৰত ব্যৱহাৰ কৰা পানীৰ
ক্ষেত্ৰতো মিতব্যয়ী হ'ব পাৰে। তোমালোকে টোপাটোপে
দিয়া পানী যোগান ব্যৱস্থাৰ কথা বোধহয় শুনিছা (চিৰ-
১৬.৯)। টোপাটোপে দিয়া পানী যোগান ব্যৱস্থাত উত্তীৰ্ণৰ
গুৰিত পোনে পোনে পানী দিয়া হয়।

ফেত্র অধ্যয়ন

গুজৰাটৰ কচ্ছ অঞ্চলৰ ভূজপুৰত বৰ অনিয়মীয়া বৰষুণ হয়। এই অঞ্চলৰ নদীসমূহত বছৰৰ সকলো সময়তে
পানী নাথাকে, সেয়েহে ভূ-গৰ্ভৰ পানীয়েই নিৰ্মল পানীৰ একমাত্ৰ উৎস। বছৰে বছৰে পানীৰ আৱশ্যকতা বাঢ়ি
গৈছে। ভূ-গৰ্ভৰ পৰা উত্তোলন কৰা পানীৰ পৰিমাণ ভূ-গৰ্ভত পুনৰ যোগ হোৱা পৰিমাণতকৈ বাঢ়ি গৈছে। ফলস্বৰূপে
ভূ-গৰ্ভৰ জলপৃষ্ঠ বিপদজনকভাৱে তললৈ নামি গৈছে।

১৯৮৯ চনত গাঁওবাসীয়ে এটা বে-চৰকাৰী সংস্থাৰ লগ হৈ পানী আহৰণ কৰাৰ সিদ্ধান্ত লয়। ৰুকমারতী নদী
আৰু ইয়াৰ কেইবাখনো উপনদীত ১৮ টা বান্ধ নিৰ্মাণ কৰিছিল। এনেদেৰে জমা কৰা পানীৰ বাবে মাটিৰ তললৈ
পানী নিগৰি যোৱাটো বৃদ্ধি পাইছিল আৰু জলপৃষ্ঠ পুনৰ পূৰ হোৱা হাৰটোও বাঢ়িছিল।

খেতিয়কসকলৰ মতে কুঁৰাবিলাকত বৰ্তমান পানী আছে আৰু সাগৰলৈ বৈ গৈ এনেয়ে অপচয় হৈ থকা পানীখনি
এতিয়া জলসিদ্ধনত ব্যৱহাৰ কৰা হয়।



চিত্র ১৬.৯ খেতি পথাবত টোপাটোপে পানী
যোগান দিয়া ব্যবস্থা

১৬.৭ তোমালোকে কি ভূমিকা ল'ব পাৰা :

তোমালোকৰ ঘৰত, বিদ্যালয়ত বা অন্য ঠাইত টেপৰপৰা নিগৰি পানী ওলাই থকা দেখি কেতিয়াবা চিন্তিত হৈছানে? পানী নিগৰি থকা টেপৰদ্বাৰা বহু পানী অপচয় হয়। তোমালোকে পানীৰ এন্দেৰণৰ অপচয় ৰোধ কৰিবলৈ চেষ্টা কৰিব লাগে।

পানীৰ অপচয় ৰোধ কৰিবলৈ তোমালোকে বহু ধৰণৰ ব্যৱস্থা ল'ব পাৰা। আমি আৰম্ভ কৰোঁ আহা। আমি কেইটামান উদাহৰণ দিলোঁ, ইয়াৰ লগত আৰু কিছুমান উদাহৰণ সংযোগ কৰা।

পানী বাহি কৰাৰ অভ্যাস

(Water wise habits) :

- ১। দাঁত ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপটো বন্ধ কৰি বাথা।
- ২। মজিয়া পানীৰে ধোৱাৰ পৰিৱৰ্তে তিতা কাপোৰেৰে মচি নিকা কৰা।

১৬.৮ পানীৰ নাটনিৰ ফলত উদ্বিদেৰ ওপৰত পৰা প্ৰভাৱ :

তুমি টাবত ৰোৱা গছৰ পুলি শুকাই যোৱা নিশ্চয় দেখিছা। কেইবাদিনো ধৰি পানী নিদিলে পুলিটো লেৰেলি যায় আৰু অৱশ্যেত মৰি থাকে। তুমি প্ৰথম অধ্যায়ত শিকিছা যে উদ্বিদেক মাটিৰ পৰা পোষক দ্রব্য গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰিবলৈ পানীৰ দৰকাৰ। কল্পনা কৰাচোন উদ্বিদে পানী নাপালে তাৰ পৰিণতি কি হ'ব?

উদ্বিদে সেউজীয়া বং হেৰুৱাৰ। পৃথিৰীত উদ্বিদে নাথাকিলে খাদ্য নাথাকিব, অঙ্গিজেন নাথাকিব, বৰষুণৰ পৰিমাণ কমিব আৰু অসংখ্য সমস্যাই দেখা দিব। ফলত পৃথিৰীত জীৱ জীয়াই থকা সন্তুষ্ট নহ'ব।

এটা সফল প্ৰাচেষ্টা

ৰাজস্থান এখন গৰম আৰু শুকান ঠাই। প্ৰাকৃতিকভাৱে পানীৰ অনাটনৰ প্ৰত্যাহ্বান এটা সফল পৰীক্ষাই দূৰ কৰিছিল। আলোৱাৰ জিলাৰ এটা শুকান অঞ্চল বহুতো সমাজকৰ্মীয়ে লগ হৈ গছ-গছনি ৰই সেউজীয়া অঞ্চললৈ ৰূপান্তৰ কৰিছিল। তেওঁলোকে পানী আহৰণৰ গাঁথনি নিৰ্মাণ কৰি আৰভেৰী, ৰূপাবেল, শ্বাবস্থা, ভাগানী আৰু জাহাজৰালী নামৰ পাঁচখন শুকাই যোৱা নদীক পুনৰঃজীৱিত কৰিছিল।

মূল শব্দ

জলপৃষ্ঠ বা জলধাৰী (aquifer)

অৱনমন বা হুস (depletion)

টোপাটোপে পৰা পানী যোগান ব্যৱস্থা (drip irrigation)

ভূ-গৰ্ভৰ পানী (ground water)

পুনৰ ভৰ্তিকৰণ বা পূৰ হোৱা (recharge)

পানী আহৰণ (water harvesting)

ভূ-গৰ্ভৰ জলপৃষ্ঠ (water table)

আন্তঃ পৰিশ্ৰাবণ (infiltration)

তোমালোকে কি শিকিলা

- জীর জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। পানী অবিহনে কোনো জীর জীয়াই থাকিব নোৱাৰে।
- পানী তিনিটা অৱস্থাত পোৱা যায়— গোটা, জুলীয়া আৰু গেছীয়।
- যদিও জলচক্ৰই পৃথিবীত পানীৰ পৰিমাণ অব্যাহত ৰাখে, তথাপিও পৃথিবীৰ বহু অংশত পানীৰ তীৱ্র অভাৱ দেখা যায়।
- পানী সমভাবে বিতৰণ হৈ থকা নাই। মানুহৰ কৰ্মৰ ফলতে প্ৰায়বিলাক ঠাইত এনেকুৱা হ'বলৈ পাইছে।
- উদ্যোগৰ দ্রুত বৃদ্ধি, জনসংখ্যা বৃদ্ধি, বাঢ়ি অহা জলসিঞ্চনৰ আৱশ্যকতা আৰু অদক্ষ পৰিচালনাই পানী কমি যোৱাৰ কিছুমান কাৰণ।
- নলীৰ যোগেদি পানী যোগান ধৰোঁতে হোৱা অপচয়, অট্টালিকা আৰু অন্যান্য ঠাইত টেপৰ ফুটাৰে পানী নিগৰি হোৱা অপচয়ৰ বিষয়ে আমি উদিঘ হোৱা উচিত। পানীৰ অপব্যৱহাৰ কৰা আৰু ভূ-গৰ্ভৰ পৰা বেছি পানী উলিওৱাটো পৰিহাৰ কৰিব লাগে। ভূ-গৰ্ভৰ পানীত পুনৰ পানী পূৰ হোৱা হাৰটো বৃদ্ধি কৰিব লাগে।
- বৰ্তমান সময়ৰ প্ৰয়োজন এইটোৱেই যে প্ৰত্যেক ব্যক্তিয়ে পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে মিতব্যয়িতা অৱলম্বন কৰিব লাগে।
- উদ্বিদে কেইবাদিনো পানী নাপালে প্ৰথমে লেৰেলি যায় আৰু অৱশেষত মৰি থাকে।

অনুশীলনী

- ১। উক্তিটো যদি সঁচা হয় (স) আৰু মিছা হয় (মি)ৰে চিহ্নিত কৰা।
 - (ক) পৃথিবীৰ নদী আৰু হুদত থকাতকৈ ভূ-গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি।
(স/মি)
 - (খ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। (স/মি)
 - (গ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী (স/মি)
 - (ঘ) বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। (স/মি)
- ২। ভূ-গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা।
- ৩। পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীঘদিনীয়া প্ৰভাৱ পৰিব পাৰে?
- ৪। তোমাক এখন বাগিচা পৰিচালনাৰ কৰিবলৈ কোৱা হ'ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা?
- ৫। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা।
- ৬। উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা :
 - (ক) _____ আৰু _____ দ্বাৰা মানুহে ভূ-গৰ্ভৰ পৰা পানী পায়।
 - (খ) পানীৰ তিনিটা ব্যাপ হ'ল _____, _____ আৰু _____।
 - (গ) পৃথিবীৰ পানী বহন কৰা স্বৰটো হ'ল _____।

(ঘ) যি প্রক্রিয়াবদ্বারা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক —— বোলা হয়।

৭। তলৰ কেনটো পানীৰ নাটনিৰ কাৰণ নহয়?

(ক) উদ্যোগৰ দ্রুত বৃদ্ধি।

(খ) জনসংখ্যা বৃদ্ধি।

(গ) প্রচুৰ ব্যবুণ।

(ঘ) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ।

৮। শুন্দ উন্নৰটো বাছি উলিওৱা।

মুঠ পানীৰ পৰিমাণ একে থাকে -

(ক) পৃথিৰীৰ হৃদ আৰু নদী সমূহত।

(খ) ভূ-গৰ্ভত।

(গ) পৃথিৰীৰ সাগৰ আৰু মহাসাগৰ সমূহত।

(ঘ) গোটেই পৃথিৰীৰ।



বিস্তাৰিত শিকন—ক্ৰিয়াকলাপ আৰু প্ৰকল্প

১। তোমাৰ কৰণীয় কাম :

তুমি বিদ্যালয়ৰ এজন পানী অনুসন্ধানকাৰী। তোমাৰ ছয়জনীয়া সদস্যৰ এটা দল আছে। চৌপাশৰ জৰীপ কৰি তলত দিয়াবিলাকৰ বিষয়ে টোকা লিখা।

(ক) পানী টেপৰ (taps) মুঠ সংখ্যা।

(খ) পানী নিগৰি পৰি থকা টেপৰ সংখ্যা।

(গ) ফুটাৰে পানী গৈ হোৱা অপচয়ৰ পৰিমাণ।

(ঘ) ফুটা হোৱাৰ কাৰণ।

(ঙ) লোৱা হোৱা সংশোধনী ব্যৱস্থা।

২। পাম্পেৰে উলিওৱা ভূ-গৰ্ভৰ পানী

তোমাৰ ওচৰে-পাজৰে যদি হস্তচালিত পাম্প আছে সেইবোৰ লক্ষ্য কৰা। তেনে পাম্পৰ গৰাকী বা ব্যৱহাৰ কৰা লোকৰ ওচৰলৈ গৈ তেওঁলোকে কিমান গভীৰতাৰপৰা পানী ওপৰলৈ উঠাইছে সেই বিষয়ে জানি লোৱা। এই তথ্য পোৱাৰ পাছত কিবা পাৰ্থক্য দেখিলানে? এই পাৰ্থক্যৰ সন্তোষ কাৰণ সমূহ ভাবা। এটা চমুটোকা লিখা আৰু তোমাৰ শ্ৰেণীকোঠাত আলোচনা কৰা। সন্তোষ হ'লে হস্তচালিত পাম্প বহুবাবলৈ গাঁত খান্দি থকা ঠাই পৰিদৰ্শন কৰা। প্ৰক্ৰিয়াটো সাৰধানে লক্ষ্য কৰা আৰু সেই ঠাইৰ ভূ-গৰ্ভৰ জলপৃষ্ঠৰ গভীৰতা নিৰ্ণয় কৰা।

৩। বৰষুণৰ পানী ধৰি বখা—পৰম্পৰাগত পদ্ধতি

শ্ৰেণীৰ ৪-৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল গঠন কৰা আৰু কি কি প্ৰকাৰে পৰম্পৰাগতভাৱে পানী আহৰণ কৰা হয় তাৰ এটা টোকা প্ৰস্তুত কৰা। সন্তোষ হ'লে তলৰ ৱেবচাইট ব্যৱহাৰ কৰা-

৪। পানী সংরক্ষণ

তোমাৰ ঘৰ আৰু বিদ্যালয়ত পানী সংৰক্ষণৰ প্ৰচাৰৰ ব্যৱস্থা কৰা। প্ৰচাৰপত্ৰৰ আহি প্ৰস্তুত কৰি সকলোকে জল
সম্পদৰ গুৰুত্বৰ বিষয়ে সকিয়াই দিয়া।

৫। প্ৰতীকচিহ্ন (Logo) প্ৰস্তুত কৰা

পানীৰ নাটনিৰ বা অনাটনৰ ওপৰত এটা প্ৰতীকচিহ্ন প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা।

তোমালোকে জানিছিলানে?

কথাপল্লী গাঁৱৰ ওচৰত জলচেছ ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে পানী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব
আৰোপ কৰা হৈছে। প্ৰকল্পটোৱে আশাতীত সুফল লাভ কৰিছে। ভূ-গৰ্ভৰ পানীৰ স্তৰৰ বढ়াৰ
ফলত সেউজীয়া বননি বৃদ্ধি হৈছে আৰু এই অৰ্ধ শুকান (Semi-arid) অঞ্চলৰ উৎপাদন ক্ষমতা
আৰু আয়ৰ পৰিমাণ নাটকীয়ভাৱে উন্নত হৈছে।

DAILY ASSAM